

## শোণিতপুৰত ৩১ তম ৰাষ্ট্ৰীয় পথ সুৰক্ষা সপ্তাহৰ সফল সামৰণি

**তেজপুৰ, ১৭ জানুৱাৰী:** সমগ্ৰ দেশৰ লগতে শোণিতপুৰ জিলাতো যোৱা ১১ জানুৱাৰীৰ পৰা আৰম্ভ হোৱা ৩১ তম ৰাষ্ট্ৰীয় পথ সুৰক্ষা সপ্তাহৰ আজি আনুষ্ঠানিকভাৱে সামৰণি পৰে। জিলা পৰিবহন বিষয়াৰ কাৰ্যালয়ৰ উদ্যোগত উদযাপন কৰা এই পথ সুৰক্ষা সপ্তাহৰ অংশ হিচাপে বিভিন্ন কাৰ্যসূচীৰে পথ সুৰক্ষাৰ ওপৰত সজাগতা সৃষ্টি কৰাৰ উদ্দেশ্যে অভিযান চলোৱা হয়।

আজি বালিপাৰাত অনুষ্ঠিত সামৰণি অনুষ্ঠানৰ লগত সংগতি ৰাখি এক সজাগতামূলক সভাৰো আয়োজন কৰা হয়। জিলা পৰিবহন বিষয়া উমেশ চন্দ্ৰ শৰ্মা, জিলা পথ সুৰক্ষা সমিতিৰ সদস্য ৰাতুল শৰ্মা আৰু অমিত নাথৰ উপস্থিতিত আয়োজন কৰা সভাত সভাপতিত্ব কৰে বালিপাৰা উন্নয়ন সমিতিৰ সভাপতি থানেশ্বৰ শইকিয়াই। উল্লেখ্য যে যোৱা ১১ জানুৱাৰী দিনা এক পদযাত্ৰাৰে এই সপ্তাহযোৰা কাৰ্যসূচীৰ শুভাৰম্ভ কৰে জিলা উপায়ুক্ত মানবেন্দ্ৰ প্ৰতাপ সিঙে। ৰাষ্ট্ৰীয় পথ সুৰক্ষা সপ্তাহৰ কাৰ্যসূচীৰ অংশ হিচাপে স্বাস্থ্য বিভাগৰ উদ্যোগত তেজপুৰ সদৰ স্থানৰ অসম ৰাজ্যিক পৰিবহন নিগমৰ বাচ আস্থানত এক বিনামূলীয়া চকু তথা স্বাস্থ্য পৰীক্ষা শিবিৰো মুকলি কৰা হয় য'ত ভালেমান গাড়ীচালকে এই বিনামূলীয়া সেৱাৰ পৰা লাভান্বিত হয়।

আনহাতে, পথ সুৰক্ষা আইন উলংঘা কৰা গাড়ী তথা দুচকীয়া বাহনৰ চালক সকলৰ মাজত এই বিষয়ত সজাগতা সৃষ্টি কৰাৰ উদ্দেশ্যে 'গিফ্ট-এ-ৰ'জ' (Gift-a Rose) অভিযান চলোৱা হয়। ইয়াৰ অংশ স্বৰূপে আৰক্ষী আৰু জিলা প্ৰশাসনৰ উচ্চ পদস্থ বিষয়াৰ লগতে মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলে চালকসকলৰ মাজত একোটকৈ ৰঙা গোলাপ উপহাৰ হিচাপে বিতৰণ কৰে।

ইয়াৰ উপৰিও, যোৱা ১৩ জানুৱাৰীত পুৰুষ তথা মহিলা সমন্বিতে দুচকীয়া বাহনৰ চালকৰ এক সজাগতামূলক বাইক শুভযাত্ৰা উলিওৱা হয় আৰু এই কাৰ্যসূচী উদ্বোধন কৰে জিলা উপায়ুক্ত মানবেন্দ্ৰ প্ৰতাপ সিঙে। ৩১তম ৰাষ্ট্ৰীয় পথ সুৰক্ষা সপ্তাহৰ কাৰ্যসূচীৰ অংশ হিচাপে জিলাখনৰ বিভিন্ন ঠাইত সজাগতা সভা অনুষ্ঠিত কৰাৰ লগতে ৰাইজৰ মাজত পথ সুৰক্ষা সম্বন্ধীয় প্ৰচাৰ-পত্ৰিকাও বিতৰণ কৰা হয়। তদুপৰি জিলাখনৰ বিভিন্ন এলেকাত আৰক্ষী আৰু জিলা পৰিবহন বিভাগৰ বিষয়াৰ যৌথ উদ্যোগত নিৰ্বাহন/তালাচী অভিযান চলোৱা হয়।